

VII, 14

Против врагов

यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे ।

एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥ १ ॥

udī (ud-i II P.) - восходить, подниматься;

tejas *n* - острота, огонь, жар, зной; блеск, красота, величие, достоинство;

ādā (ā-dā III U.) - получать, брать себе; собирать; давать, вручать;

dviṣant (p.pr.om dviṣ) - ненавидящий; *m* враг;

varcas - *n* блеск;

यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ ।

उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥ २ ॥

sapatna *m* - соперник, противник, враг;

e (ā-i, II P.) - приходить;

pratidarś IV P. - видеть, воспринимать;